

## ASSAM BUILDING & OTHER CONSTRUCTION WORKERS' WELFARE BOARD

অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ

## FORM No. XXXVIII

প্র-পত্র সংখ্যা ঃ ৩৮ SEE RULE 278 (2) বিধি নং ২৭৮ (২) দ্রস্টব্য

## APPLICATION FOR DISABILITY PENSION & EXGRATIA PAYMENT

কাৰ্যাক্ষম অৱসৰ বৃত্তি আৰু এককালীন অনুগ্ৰহ সাহায্যৰ আবেদন পত্ৰ

4 copies of passport size photo of applicant পাবপত্ৰ আকাবৰ ফটো ৪ খন

| Appl  | ication No                      |          |  |  |  |  |
|-------|---------------------------------|----------|--|--|--|--|
| আবে   | ৰন পত্ৰ সংখ্যা                  |          |  |  |  |  |
| Date  |                                 | District |  |  |  |  |
| मिनाक |                                 | জিলা     |  |  |  |  |
| 1)    | Name & address of the applicant |          |  |  |  |  |
|       | আবেদনকাৰীৰ নাম আৰু ঠিকনা        |          |  |  |  |  |
|       |                                 |          |  |  |  |  |
| 2)    | Whether SC/ST/OBC/General       | :        |  |  |  |  |
|       | অনুসূচীত জাতি / জনজাতি /        |          |  |  |  |  |
|       | অন্যান্য পিচপৰা জাতি / সাধাৰণ   |          |  |  |  |  |
| 3)    | Age & date of birth             |          |  |  |  |  |
|       | বয়স আৰু জন্ম তাৰিখ             |          |  |  |  |  |
| 4)    | Registration no. & date         | :        |  |  |  |  |
|       | পঞ্জীয়ন সংখ্যা আৰু দিনাঙ্ক     |          |  |  |  |  |
| 5)    | Identity card no. & date        |          |  |  |  |  |
|       | পৰিচয় পত্ৰ সংখ্যা আৰু দিনাঙ্ক  |          |  |  |  |  |

| 6)  | Date of payment of 1st contribution, amount and   |   |
|-----|---|---|
|     | name of Bank Branch   |   |
|     | প্ৰথম বৰঙণি আদায় কৰা তাৰিখ, পৰিমাণ আৰু   |   |
|     | অধিকোষ শাখাৰ নাম ঠিকনা  |   |
| 7)  | Date of payment of last contribution, amount and name of Bank Branch  | : |
|     | শেষ বৰঙণি আদায় কৰা তাৰিখ, পৰিমাণ আৰু<br>অধিকোষ শাখাৰ নাম ঠিকনা   |   |
| 8)  | Total amount of contribution remitted   |   |
| 0,  | মঠ জুমা কৰা বৰঙণিৰ পৰিমাণ   |   |
|     | कु अमा स्था स्थलास गायमान   |   |
|     |   |   |
| 9)  | Details of disease/accident   | : |
|     | বেমাৰ / দুৰ্ঘটনাৰ বিস্তৃত বিৱৰণ   |   |
|     |   |   |
| 10) | Nature of disability due to disease/accident  | : |
|     | বেমাৰ / দুৰ্ঘটনাৰ ফলত হোৱা অক্ষমতাৰ প্ৰকৃতি   |   |
|     |   |   |
| 11) | (a) Details of treatment in Govt. Hospital চৰকাৰী চিকিৎসালয়ত লোৱা চিকিৎসাৰ বিৱৰণ   |   |
|     | (b) Date of admission in the hospital & date of discharge  চিকিৎসালয়ত ভৰ্তি হোৱা দিনাৰ আৰু  অব্যাহতি লোৱা দিনাৰঃ                                       | · |
| 12) | Whether the patient was in plaster? If so, for how many days লোগীজন প্লাষ্টাৰ কৰা অৱস্থাত আছিল নেকি? যদি হয়. কিয়ান দিন ? ঃ                            | : |
|     | यात देश, विन्यान विना ।   |   |
| 13) | Amount spent for treatment (should be supported<br>by medical bills countersigned by the Govt. doctor)<br>চিকিৎসালয়ত হোৱা খৰচৰ পৰিমাণ (চৰকাৰী চিকিৎসকৰ | : |
|     | দ্বাৰা উপৰুৱা চহী কৰা চিকিৎসা খৰচৰ দেয়<br>জ্বমা দিব লাগিব) ঃ   |   |
|     | लसा ग्रेग न्याशित) ६  |   |
|     |   |   |
|     | ~ 2 ~   |   |
|     | -   |   |
|     |   |   |

| 14) |   |   |               |                 |    |            |  |
|-----|---|---|---------------|-----------------|----|------------|--|
| 17) | Details of b  | enefit received (if any) ear  | lier          | 1:              |    |            |  |
|     | যদি আগেয়ে সাহ  | হায্য লৈছিল তাৰ বিৱৰণ ঃ   |               |                 |    |            |  |
|     |   |   |               |                 |    |            |  |
| 15) |   | enefit received (if any) fro  |               | :               |    |            |  |
|     | চৰকাৰ অথবা অ  | nstitution for the above tre<br>ান কোনো প্ৰতিষ্ঠানৰ পৰা উপৰোক্ত<br>াহায্য লৈছে নেকি?ঃ                                   | atment        |                 |    |            |  |
| 16) | Board earl  | ঋণ / আগধন পৰিষদৰ পৰা  | rom the       | ı               |    |            |  |
|     | CAICS CALASE 9  |   |               |                 |    |            |  |
| 17) | If so the a   | mount of such loan/advance  |               |                 |    |            |  |
| 2., |   | / আগধনৰ পৰিমাণ  | æ             | •               |    |            |  |
|     | पान दलदश्यन /   | আগবনৰ পাৰমাণ  |               |                 |    |            |  |
|     |   |   |               |                 |    |            |  |
| 18) | Whether t   | the aforesaid loan/advance  | is completely | •               |    |            |  |
|     |   | আগধন সম্পূৰ্ণৰূপে পৰিশোধ কৰিছেনে ৷  | r             |                 |    |            |  |
| 19) | TC 1  |   |               |                 |    |            |  |
| 19) |   | at amount remains to be re<br>গৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ  | covered       | :               |    |            |  |
| 20) |   | family members  |               |                 |    |            |  |
| 20) | পৰিয়ালৰ সদস্য  |   |               | 4000            |    |            |  |
|     |   |   | 70.1          |                 | 54 |            |  |
|     | Sl.No.  | Name (নাম)  | Rela          | ation (সম্বন্ধ) |    | Age (বয়স) |  |
|     | (ক্র.নং)  |   |               |                 |    |            |  |
|     |   |   |               |                 |    |            |  |
|     |   |   |               |                 |    |            |  |
|     |   |   |               |                 |    |            |  |
| 21) | the applica   | অধিকোষ হিচাপ নং আৰু অধিকোষ  | : A/c No of   | 1               |    |            |  |
| 21) | the applica<br>আবেদনকাৰীৰ আ<br>শাখাৰ নাম ঠিক-                             | ant<br>অধিকোয হিচাপ নং আৰু অধিকোয   |               | :               |    |            |  |
|     | the applica<br>আবেদনকাৰীৰ আ<br>শাখাৰ নাম ঠিক-                             | ant<br>অধিকোষ হিচাপ নং আৰু অধিকোষ<br>না<br>ressary documents to be sul  |               | :               |    |            |  |
|     | the applica আবেদনকাৰীৰ গ শাখাৰ নাম ঠিক List of nec                        | ant<br>অধিকোষ হিচাপ নং আৰু অধিকোষ<br>না<br>ressary documents to be sul  | bmitted       | :               |    |            |  |
|     | the applica আবেদনকাৰীৰ গ শাখাৰ নাম ঠিক- List of nec দাখিল কৰিবলগী  a) Reg | ant<br>অধিকোষ হিচাপ নং আৰু অধিকোষ<br>না<br>ressary documents to be sul<br>হীয়া নথি-পত্ৰ                                | bmitted       | :               |    |            |  |
|     | the applica আবেদনকাৰীৰ গ শাখাৰ নাম ঠিক- List of nec দাখিল কৰিবলগী  a) Reg | ant<br>অধিকোষ হিচাপ নং আৰু অধিকোষ<br>না<br>essary documents to be sul<br>ীয়া নঞ্চি-পত্ৰ<br>gistration Identity Card in | bmitted       | :               |    |            |  |

| b) | A/c Pay Book in original  | :         |  |  |  |
|----|---|-----------|--|--|--|
|    | বৰঙণি দিয়া মূল হিচাপ বহী   |           |  |  |  |
| c) | Employer ' certificate on accident                                  | :         |  |  |  |
|    | দুর্ঘটনাৰ ওপৰত নিয়োগ কর্তাৰ প্রমাণ পত্র                            |           |  |  |  |
| d) | Document of admission & discharge from the                          | ::        |  |  |  |
|    | Hospital  |           |  |  |  |
|    | চিকিৎসালয়ত ভৰ্ত্তি হোৱা আৰু ওলাই অহাৰ নথি-পত্ৰ                     |           |  |  |  |
| e) | Medical bill countersigned by the Govt. doctor                      | :         |  |  |  |
|    | চৰকাৰী চিকিৎসকৰ দ্বাৰা উপৰুবা চহী                                   |           |  |  |  |
|    | কৰা চিকিৎসা খৰচৰ দেয়।  |           |  |  |  |
| f) | Permanent disability certificate from the                           | :         |  |  |  |
|    | appropriate authority   |           |  |  |  |
|    | সমুচিত প্ৰধিকাৰীৰ দ্বাৰা স্থায়ী অক্ষমতাৰ প্ৰমাণ পত্ৰ               |           |  |  |  |
| g) | Photograph of the part of person effected due to                    | :         |  |  |  |
|    | accident/surgery etc.   |           |  |  |  |
|    | দুৰ্ঘটনাগ্ৰস্ত অংশসহ দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিজনৰ ফটো                  |           |  |  |  |
| h) | Any other related document<br>অন্যান্য সম্পর্কিত নথি                | 1         |  |  |  |
| i) | Loan Recovery Document  | :         |  |  |  |
|    | ঋণ প্রত্যাপন নথি  |           |  |  |  |
| j) | Original Application form of Registration                           |           |  |  |  |
|    | alongwith all documents (submitted during the time of registration) |           |  |  |  |
|    | পঞ্জীয়নৰ সময়ত দাখিল কৰা সকলো নথি-পত্ৰসহ মূল আবেদন পত্ৰ            |           |  |  |  |
|    |   |           |  |  |  |
|    | The facts mentioned above are true to my                            |           |  |  |  |
|    | উপৰোক্ত তথ্য সমূহ মোৰ জ্ঞান আৰু জ্ঞাতানু                            | সাৰে সত্য |  |  |  |

Place.. স্থান

Signature/Thumb impression of the applicant

Date.. मिनाक